

## শোণিতপুৰত 'কৃষক মেলা' উদ্বোধন

**তেজপুৰ, ১১ জানুৱাৰী:** কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নৰ লগতে কৃষক ৰাইজক চৰকাৰীভাৱে উপলব্ধ বিভিন্ন সুবিধা সন্দৰ্ভত অৱগত কৰাৰ লক্ষ্যৰে দুদিনীয়া কৈ আয়োজিত কৃষক মেলাৰ আজি তেজপুৰৰ নেহেৰু ময়দানত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিণ, তেজপুৰ পৌৰ সভাৰ পৌৰপতি পুষ্পা ডেকা, কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আটমা)ৰ ৰাজ্যিক সমন্বয়ক মাণিক গগৈ, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বৈজ্ঞানিক অধ্যাপক প্ৰমোদ চন্দ্ৰ ডেকা, জিলা কৃষি বিষয়া প্ৰকাশ বৰা, বেংকৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়া উপস্থিত থাকে।

শোণিতপুৰ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আটমা)ৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ কৃষকসকলে তেওঁলোকৰ পথাৰত উৎপাদিত উন্নতমানৰ কৃষি সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন সা-সঁজুলিৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। এই মেলাৰ অন্য এক আকৰ্ষণ হিচাপে, মেলাত অংশগ্ৰহণ কৰা কৃষিসকলক অধিক উৎসাহিত কৰাৰ লক্ষ্যৰে, সফল কৃষকৰ লগতে বিভাগীয় বিষয়া আৰু কৃষি বিজ্ঞানীৰ অন্তৰংগ মতবিনিময় অনুষ্ঠানৰো ব্যৱস্থা কৰা হৈছে।

মেলাৰ অংশ হিচাপে উচ্চ মূল্যজাত শস্যৰ উৎপাদন আৰু ব্যৱসায়, বাণিজ্যিকভাৱে গাহৰি আৰু কুকুৰা পালন, কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজন আৰু ফল-মূল সংৰক্ষণ, বাণিজ্যিকভাৱে ফুলৰ খেতি, সংমিশ্ৰিত মীন পালন, ঘৰৰ ছাঁদত খেতি কৰা, উন্নত পদ্ধতিৰে কাঠফুলাৰ খেতি আৰু বাণিজ্যিকৰণ, বাণিজ্যিকভাৱে মূগা আৰু এড়ি পালন, সমন্বিত মীন পালন, কৃষি ঋণ লাভ কৰা উপায় আৰু ইয়াৰ সুবিধা, জৈৱিক কৃষি ব্যৱস্থাপনা আদিৰ দৰে বিভিন্ন বিষয়ত আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে।

এই দুদিনীয়া কৃষক মেলাত কৃষি বিভাগৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, পশুপালন আৰু পশু চিকিৎসা, জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰ, ৰেচম বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, মীন বিভাগ আৰু বিভিন্ন বেংক সমূহে অংশগ্ৰহণ কৰিছে।

জিলা কৃষি বিষয়া প্ৰকাশ বৰাই আদৰ্শ ভাষণ জনায়।

শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ভাষণ প্ৰসঙ্গত কয় যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্য সৰোগত কৰি কৃষক ৰাইজৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰতিখন আঁচনিৰ সুবিধা যাতে তেওঁলোকে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত ভাষণ প্ৰদান কৰি তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈ এনে কাৰ্যসূচীৰ দ্বাৰা বহু কৃষক লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ পাছতেই বিধায়কগৰাকীয়ে মেলাৰ প্ৰদৰ্শনী দ্বাৰা মুকলি কৰি কৃষক সকলে উৎপাদন কৰা সামগ্ৰীৰ পৰিদৰ্শন কৰে।

কৃষক সকলৰ সুবিধাৰ্থে মেলাৰ অংশ হিচাপে জিলা প্ৰশাসনৰ ফালৰ পৰা ২টা আধাৰ কেন্দ্ৰও মুকলি কৰা হৈছে।